



ऑयल इंडिया लिमिटेड  
(भारत सरकार का उद्यम) पंजीकृत कार्यालय: दुलियाजान, असम  
**Oil India Limited**

(A Government of India Enterprise) Registered Office "Duliajan, Assam"

प्लॉट. न. 19, सेक्टर 16-ए, नोएडा-201 301 उत्तर प्रदेश

Plot No. : 19, Sector 16-A, Noida-201 301, Uttar Pradesh

दूरभाष / Telephone : 0120-2419000 फैक्स / Fax : 0120-2488310

CIN : L11101AS1959GOI001148 ई-मेल / E-mail : oilindia@oilindia.in, वेबसाईट / Website : www.oil-india.com

Ref. No. OIL/SEC/32-33/NSE-BSE

Dated: 12.08.2023

|  |   |
|--|---|
| <b>National Stock Exchange of India Limited</b><br>Exchange Plaza,<br>Plot No. C/1, G Block,<br>Bandra Kurla Complex,<br>Bandra (E), Mumbai - 400 051<br><br>NSE Symbol: OIL | <b>BSE Limited</b><br>Department of Corporate Service<br>Phiroze Jeejeebhoy Towers<br>Dalal Street<br>Mumbai - 400 001<br><br>BSE Security Code: 533106 |
|--|---|

**Sub : Newspaper Clippings – Notice of 64<sup>th</sup> Annual General Meeting & Record Date**

Sir / Madam,

Pursuant to Regulation 30 of the SEBI (LODR) Regulations, 2015, Newspaper Clipping on the captioned subject, is submitted herewith for your information & records please.

The above mentioned newspaper clippings are also available on the Company's website at <https://www.oil-india.com/>.

Thanking you,

Yours faithfully,  
**For Oil India Limited**

(A.K. Sahoo)  
Company Secretary &  
Compliance Officer

Encl.: As above

**ABB India Limited**  
 CIN: L3220KA1949PLC032923  
 Registered Office: Disha - 3rd Floor, Plot No. 5 & 6, 2nd Stage, Peenya Industrial Area IV, Peenya, Bengaluru - 560 056, Phone: +91 (80) 22949451, 22949150 - 22949153, Fax: +91 (80) 22949148 Website: www.abb.co.in, E-mail: investor.helpdesk@in.abb.com

**Extract of unaudited financial results for the quarter and year to date ended June 30, 2023**

| Sl. No. | Particulars  | Quarter ended 30.06.2023 | Half year ended 30.06.2023 | Quarter ended 30.06.2022 |
|---------|--|--------------------------|----------------------------|--------------------------|
| 1       | Total income from operations   | 2,508.63                 | 4,919.84                   | 2,052.51                 |
| 2       | Net Profit / (Loss) for the period (before Tax, Exceptional and / or Extraordinary Items)  | 393.13                   | 720.98                     | 195.92                   |
| 3       | Net Profit / (Loss) for the period before Tax (after Exceptional and / or Extraordinary Items)   | 393.13                   | 720.98                     | 195.92                   |
| 4       | Net Profit / (Loss) for the period after Tax (after Exceptional and / or Extraordinary Items)  | 295.81                   | 540.98                     | 147.06                   |
| 5       | Total Comprehensive Income for the period (Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)) | 289.10                   | 545.64                     | 139.28                   |
| 6       | Equity Share Capital (Face value per share ₹ 2/- each)   | 42.38                    | 42.38                      | 42.38                    |
| 7       | Earnings per share (of ₹ 2/- each) (for continuing operations) -   |                          |                            |                          |
| 1.      | Basic  | 13.96                    | 25.53                      | 6.94                     |
| 2.      | Diluted  | 13.96                    | 25.53                      | 6.94                     |
| 8       | Earnings per share (of ₹ 2/- each) (for discontinued operations) -   |                          |                            |                          |
| 1.      | Basic  | (0.01)                   | (0.02)                     | (0.32)                   |
| 2.      | Diluted  | (0.01)                   | (0.02)                     | (0.32)                   |

Note: The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Quarterly Financial Results are available on the Stock Exchange websites: [www.nseindia.com](http://www.nseindia.com) and [www.bseindia.com](http://www.bseindia.com) and company's website: [www.abb.co.in](http://www.abb.co.in)

For ABB India Limited  
 Sd/-  
**Sanjeev Sharma**  
 Managing Director  
 DIN: 07362344

Place : Bengaluru  
 Date : August 11, 2023

**NATIONAL INSTITUTE FOR MICRO, SMALL AND MEDIUM ENTERPRISES (NIMSE)**  
 (An Organization of Ministry of MSME, Govt of India)  
**SEARCH-Socio Economic Alternatives Research and Resource Community for Humanity**  
 (Implementing Agency for Bagpata Agro and Food Processing Cluster)  
 Registered Regd. Office: # 4-2/16, S.N.P. Nagar, Bagpata-522 001, Andhra Pradesh, India. Regional Office: D.No. 6-7/2A/74, Gurur-522 002, Andhra Pradesh, India. Mobile: 70137 17147 Email: searchngo@gmail.com Website: <https://www.searchngo.org>

NIT No. 1/BagpataAgro/2023 Date: 12.08.2023

**NOTICE INVITING TENDER**  
 Sealed Tenders in prescribed format in two cover system are invited by The Secretary, SEARCH, the implementing Agency of Bagpata Agro and Food Processing Cluster from the reputed Civil Contractors to construct the Work Building at Nanduru Village, Ponnur Mandal, Gurur District, Andhra Pradesh under the Scheme of Fund for Regeneration of Traditional Industries (SFRTI), Ministry of MSME, Government of India. Eligible contractors may contact the undersigned or download the Tender Document in Website: <https://www.searchngo.org> or mail to [searchngo@gmail.com](mailto:searchngo@gmail.com)  
 Last date for submission of Tenders is 01.09.2023 upto 5.00 PM.  
 Sd/- Secretary, SEARCH

**SURYODAY**  
 Registered & Corporate Office:  
 SURYODAY SMALL FINANCE BANK LTD.  
 1101, Sharda Terraces, Sector 11,  
 CBD Belapur, Navi Mumbai - 400614.

**CORRIGENDUM**  
 This is in reference to the Quarter-1 Unaudited Financial Results advertisement published on 11.08.2023 in the newspaper Business Standard (All Editions). Please take note that the table headers mentioned as "Year ended" to be read as "Quarter ended". We regret the inconvenience caused.

**Mother Dairy Calcutta**  
 P.O. - Dankuni Col Complex  
 Dist. : Hooghly, Pin - 712310.

Ref. No.: WBMDC/PUR/23-24/  
**TENDER-024 Dated-11.08.2023**  
 Mother Dairy Calcutta invites e-tender (2nd Call) for supplying of "Polystyrene (HIP) Cups for Dahi/Yoghurt" on Annual Rate Contract basis. Please visit [www.wbtenders.gov.in](http://www.wbtenders.gov.in) and [www.motherdairycalcutta.com](http://www.motherdairycalcutta.com) for details. Last date of uploading of online offer is 28.08.2023 upto 03.00 pm.  
 Sd/-  
 Chief General Manager

**GUFIC BIOSCIENCES LIMITED**  
 CIN: L24100M1884PLC038119  
 Regd. Office: 37, First Floor, Kamala Bhawan-II, 5, Wajir Road, Anandhi-East, Mumbai-400069  
 Website: [www.gufic.com](http://www.gufic.com) \*email: [corporaterelations@guficbio.com](mailto:corporaterelations@guficbio.com) \*Tel: 022 67261000 \*Fax: 022 67261067

**Extract of Unaudited Financial Results for the Quarter ended 30.06.2023**

| Particulars  | For Quarter Ended      |                      | For Year Ended         |                      |
|--|------------------------|----------------------|------------------------|----------------------|
|  | 30.06.2023 (Unaudited) | 31.03.2023 (Audited) | 30.06.2022 (Unaudited) | 31.03.2023 (Audited) |
| Total income from operations   | 19,502.02              | 17,303.58            | 16,527.63              | 69,062.08            |
| Net Profit / (Loss) for the period before Tax, Exceptional and/or Extraordinary items  | 2,804.91               | 2,393.23             | 2,828.03               | 10,672.09            |
| Net Profit / (Loss) for the period before tax after Exceptional and/or Extraordinary items   | 2,804.91               | 2,393.23             | 2,828.03               | 10,672.09            |
| Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary items)  | 2,062.29               | 1,810.56             | 2,105.15               | 7,970.48             |
| Total Comprehensive Income for the period (Comprising Profit / (Loss) for the period (after tax) and other Comprehensive Income (after tax)) | 2,062.29               | 1,810.03             | 2,105.15               | 7,969.95             |
| Paid-up equity share capital (Face Value of Re. 1/- each)  | 969.45                 | 969.45               | 969.45                 | 969.45               |
| Reserves (excluding Revaluation Reserves as per balance sheet of previous accounting year)   | -                      | -                    | -                      | 33,811.37            |
| Earnings Per Share (of Rs. 1/- each) (for continuing and discontinued Operations)-   |                        |                      |                        |                      |
| Basic:   | 2.13                   | 1.87                 | 2.17                   | 8.22                 |
| Diluted:   | 2.13                   | 1.87                 | 2.17                   | 8.22                 |

Notes:  
 a) The above extract of Unaudited Financial Results of the Company have been reviewed by the Audit Committee and approved by the Board of Directors at its meeting held on Friday, August 11, 2023. The same is available on website of the Company at [www.gufic.com](http://www.gufic.com) and on the website of BSE Limited at [www.bseindia.com](http://www.bseindia.com) and National Stock Exchange of India Limited at [www.nseindia.com](http://www.nseindia.com) where shares of the Company are listed.  
 b) Previous period's figures have been reclassified/re-grouped wherever necessary to conform with the current accounting treatment.

By order of the Board of Directors  
 For Gufic Biosciences Limited  
 Sd/-  
**Jayesh P. Dhakal**  
 Chairman & Managing Director  
 DIN : 00001729

Date: August 11, 2023  
 Place: Mumbai

**Oil India Limited**  
 (एन.एस.ई. लिमिटेड)  
 CIN: L1110AS1989GO0001148  
 Email: [investors@oilindia.in](mailto:investors@oilindia.in), Website: [www.oil-india.com](http://www.oil-india.com)  
 Regd. Office: P.O. Duliajan, Distt. Dibrugarh, Assam - 786 602

**NOTICE OF 64<sup>th</sup> ANNUAL GENERAL MEETING & RECORD DATE**  
 NOTICE is hereby given that the 64<sup>th</sup> Annual General Meeting ("AGM") of the Members of Oil India Limited ("Company") will be held on Saturday, the 09<sup>th</sup> day of September, 2023 at 11:00 AM (IST) through Video Conferencing ("VC")/ Other Audio-Visual Means ("OAVM"), in compliance with the applicable provisions of the Companies Act, 2013 and the rules made thereunder and SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with General Circular No. 20/2020 dated 05<sup>th</sup> May, 2020 and subsequent circulars and the latest being, 10/2022, dated 28/12/2022 issued by Ministry of Corporate Affairs (MCA) and Circular No. SEBI/HO/CFD/PoD-2/P/CIR/2023/24, dated 05.01.2023 issued by the Securities and Exchange Board of India (SEBI).  
 In compliance with the above mentioned circulars, soft copies of Notice of AGM and Annual Report 2022-23 will be sent to the Members whose email IDs are registered with the Company/Depositories. Members may please note that the Notice of the AGM and Annual Report 2022-23 will also be available on the Company's website [www.oilindia.com](http://www.oilindia.com), the website of the Stock Exchanges viz. i.e. [www.bseindia.com](http://www.bseindia.com) [BSE Limited] and [www.nseindia.com](http://www.nseindia.com) (National Stock Exchange of India Ltd) and on the website of NSDL (Agency for providing the E-Voting facility) i.e. [www.evoting.nsdl.com](http://www.evoting.nsdl.com). The hard copy of the Annual Report shall be sent on the formal request of the member concerned.  
 Members can attend/participate in AGM only through VCO/AVM facility. Members attending the meeting through VCO/AVM facility shall be counted for the purpose of reckoning the quorum as per Section 103 of the Companies Act, 2013. The Instructions for joining the AGM through VC/OAVM will be provided in the Notice of the AGM.  
 The Company is providing E-voting facility (Remote e-voting) to all its members to cast their votes on an electronic basis as set out in the Notice of AGM. The Company is also providing the facility of e-voting through the AGM to those members who could not cast their vote(s) through remote e-voting. Detailed procedure for remote e-voting will be set out in the Notice of the AGM.  
 In case of any queries, you may refer the Frequently Asked Questions (FAQs) for Shareholders and e-voting user manual for Shareholders available at the download section of [www.evoting.nsdl.com](http://www.evoting.nsdl.com).  
 Members who need assistance before or during the AGM, can contact NSDL on [evoting@nsdl.co.in](mailto:evoting@nsdl.co.in) / call on 022-48867000 and 022-24979000 or send a request to Ms. Pallavi Mhatre - Senior Manager at [evoting@nsdl.co.in](mailto:evoting@nsdl.co.in).  
**Closure of Register of Members and Share Transfer Books (Record Date)**  
 Pursuant to Regulation 42 of the SEBI (LODR) Regulations, 2015, Section 91 of the Companies Act, 2013 and Rule 10 of the Companies (Management and Administration) Rules, 2014, the Registers of Members and Share Transfer Books of the Company will remain closed from 28<sup>th</sup> August, 2023 to 09<sup>th</sup> September, 2023 (both days inclusive) to determine entitlement of the members for Final Dividend for the financial year ended March 31, 2023. If approved at the AGM, Final Dividend of Rs. 5.00 per share (Face Value of paid-up share capital) will be paid to those members, whose name appears:  
 a) As Beneficial Owners as at the end of working hours on Friday, 25<sup>th</sup> August, 2023 (Record Date) as per the list to be furnished by NSDL/CDSL in respect of shares held in electronic form.  
 b) As Member in the Register of Members of the Company as on Friday, 25<sup>th</sup> August, 2023, in respect of shares held in physical form.  
 Further, shareholders whose holding shares in physical form are requested to dematerialize their physical shareholdings of shares.  
**TDS on Dividend**  
 Members may note that the Income Tax Act, 1961, as amended by the Finance Act, 2020, mandates that dividends paid or distributed by a Company is taxable in the hands of members. The Company shall therefore be required to deduct tax at source ("TDS") at the time of making the payment of dividend. In order to enable us to determine the applicable TDS rate, members are requested to submit the relevant documents as per the timelines given in the FAQs on TDS on dividend uploaded on our website.  
 (Web link for FAQs on TDS on Dividend: [http://www.oil-india.com/Document/FinancialTDS\\_Dividends\\_Invt\\_Information\\_FAQ.pdf](http://www.oil-india.com/Document/FinancialTDS_Dividends_Invt_Information_FAQ.pdf))  
**Registration of Emails**  
 In case of Member(s) who have not registered their e-mail addresses with the Company/Depository, are requested to please follow the below mentioned instructions to register their e-mail addresses for obtaining Annual Report 2022-23 and login details for e-voting.  
 1) In case shares are held in physical mode: Investor Service Request Form (ISR - Form ISF - 2 and Form No. SH-13 (Nomination Form) duly filled as per the instructions stated therein along with the supporting documents including original cancelled cheque stating your name as the Account holder by email to [investors@oilindia.in](mailto:investors@oilindia.in)  
 2) In case shares are held in demat mode: Members holding shares in Demat form are requested to register/update their email id with their respective Depository Participant.  
**KYC Requirements**  
 As per SEBI circular dated November 3, 2021, and December 14, 2021, outstanding payments will be credited directly to the bank account only if the investor is KYC Compliant. The Investor KYC Form are available at the website of RTA at <https://rtis.kfintech.com/dlntservices/sc/default.aspx> and at the Company's website at <https://www.oil-india.com/10/investor-services>. Members holding shares in demat mode are requested to submit their KYC documents with your Depository Participant (DP) as per the process advised by your DP.  
 Members may further note that as per SEBI Circular No. SEBI/HO/MRSD/MRSD-POD-I/P/CIR/2023/37 dated March 16, 2023, it is mandatory for all holders of physical securities in listed entities to update PAN, Address, Email ID, Bank account details and Nomination details of shareholders, who have not updated the same, with the Registrar and Share Transfer Agent (RTA). Company's RTA, KFin Technologies Ltd. will attend all service requests of the shareholders with respect to transmission, dividend, etc., only after updating the above details in the records. If the KYC details are not updated in the form on or before September 30, 2023, such forms shall be frozen by the RTA with effect from October 1, 2023, as per the above SEBI circular. All shareholders holding shares in physical mode are advised to update the KYC details by submitting required documents to the Company's RTA.  
 For Oil India Limited  
 Sd/-  
 (A.K. Sahoo)  
 Company Secretary  
 ACS 1285

Place : Noida  
 Date : 11.08.2023

**FRESHTOP FOODS LIMITED**  
 CIN: L15400GJ1992PLC019365  
 Reg. Office: A 603, Shaghat IV, S. G. Road, Ahmedabad - 380015  
 Tel: 079 40307050-57, E-mail: [info@freshtop.com](mailto:info@freshtop.com), Website: [www.freshtop.com](http://www.freshtop.com)

**EXTRACT OF UNAUDITED FINANCIAL RESULTS FOR THE QUARTER 30TH JUNE, 2023**

| Particulars  | Quarter Ended          |                      |                        |                      |
|--|------------------------|----------------------|------------------------|----------------------|
|  | 30.06.2023 (Unaudited) | 31.03.2023 (Audited) | 30.06.2022 (Unaudited) | 31.03.2023 (Audited) |
| Total income from operations (net)                                   | 10,879.73              | 7,745.75             | 10,641.66              | 24,726.79            |
| Net Profit for the period (before tax and exceptional items)         | 1,780.07               | 959.63               | 130.41                 | 1,096.91             |
| Net Profit for the period before tax (after exceptional items)       | 1,780.07               | 959.63               | 130.41                 | 1,096.91             |
| Net Profit for the period after tax (after exceptional items)        | 1,296.21               | 687.75               | 141.48                 | 846.35               |
| Total Comprehensive Income for the period                            | 1,78                   | (11.46)              | 14.73                  | 4.58                 |
| Profit/Loss for the period after comprehensive income                | 1,297.99               | 676.29               | 156.26                 | 850.93               |
| Equity Share Capital   | 989.49                 | 989.49               | 1,068.80               | 989.49               |
| Earning Per Share (EPS) (of Rs. 10 each) (after extraordinary items) |                        |                      |                        |                      |
| Basic:   | 13.10                  | 6.95                 | 1.32                   | 8.55                 |
| Diluted:   | 13.10                  | 6.95                 | 1.32                   | 8.55                 |

Notes:  
 (1) The above financial results have been reviewed by the Audit Committee and subsequently approved by the Board of Directors at their meeting held on 11th August, 2023.  
 (2) The result have been prepared in accordance with the Indian Accounting Standards ("Ind AS") as prescribed under section 133 of the Companies Act, 2013 read with relevant rules issued thereunder.  
 (3) The above is an extract of the detailed format of Financial Results for the quarter ended on 30.06.2023, filed with the Stock Exchange under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Quarterly Financial Results are available on the website of the Stock Exchange i.e. [www.bseindia.com](http://www.bseindia.com) and also on the Company's website [www.freshtop.com](http://www.freshtop.com)

For, Freshtop Foods Limited  
 Sd/-  
**Ashok Motiani**  
 Managing Director

Place : Ahmedabad  
 Date : 11.08.2023

**Infosys Limited**  
 Navigate your next  
**Infosys Limited**  
 Corporate Identity Number (CIN): L85110KA1981PLC013115  
 Regd. Office: Electronics City, Hosur Road, Bengaluru - 560100.  
 Phone: 91 80 2852 0261, Fax: 91 80 2852 0362  
[investors@infosys.com](mailto:investors@infosys.com), [www.infosys.com](http://www.infosys.com)

**NOTICE**  
**Transfer of equity shares of the Company to Investor Education and Protection Fund (IEPF)**

Shareholders are hereby informed that pursuant to the provisions of Investor Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016 ("the Rules"), as amended, the **Interim Dividend declared for the financial year 2016-17**, which remained unclaimed for a period of seven years will be credited to the IEPF on **November 19, 2023**. The corresponding shares on which dividends were unclaimed for seven consecutive years will also be transferred as per the procedure set out in the Rules.

In compliance with the Rules, Individual notices are being sent to all the concerned shareholders whose shares are liable to be transferred to IEPF as per the aforesaid Rules, the full details of such shareholders is made available on the Company's Website: <https://www.infosys.com/investors/shareholder-services/Pages/transfer-equity-shares.aspx>

In this connection, please note the following:

- In case you hold shares in physical form:** Duplicate share certificate(s) will be issued and transferred to IEPF. The original share certificate(s) registered in your name(s) and held by you, will stand automatically cancelled.
- In case you hold shares in electronic form:** Your demat account will be debited for the shares liable for transfer to the IEPF.

In the event valid claim is not received on or before November 10, 2023, the Company will proceed to transfer the liable dividend and Equity shares in favor of IEPF authority without any further notice. Please note that no claim shall lie against the Company in respect of unclaimed dividend amount and shares transferred to IEPF pursuant to the said rules. It may be noted that the concerned shareholders can claim the shares and dividend from IEPF authority by making an application in the prescribed Form IEPF-5 online after obtaining Entitlement letter from the Company.

For any queries on the above matter, shareholders are requested to contact the Company's Registrar and Share Transfer Agents, Mrs. Shobha Anand, Deputy Vice President at M/s. KFin Technologies Limited Unit: Infosys Limited, Selenium Tower B, Plot Nos. 31-32, Financial District, Nanamruggu, Serilingampally Mandal, Hyderabad-500032. Tel: +91-40-67162222 email ID: [einward.ris@kfintech.com](mailto:einward.ris@kfintech.com)

For Infosys Limited  
 Sd/-  
**A.G.S. Manikantha**  
 Company Secretary

August 11, 2023  
 Bengaluru, India

**BPL LIMITED**  
 Regd. Office: BPL Works, Palakkad - 678 007, Kerala. CIN: L28997KL1963PLC002015  
 e-mail: [investor@bpl.in](mailto:investor@bpl.in), URL: [www.bpllimited.com](http://www.bpllimited.com), Tel: No.+91 80 25589109

**Statement of Standalone / Consolidated Unaudited Financial Results for the Quarter Ended 30th June 2023**

| Sl. No. | Particulars  | Standalone             |                        |                      |                      | Consolidated           |                        |                      |                      |
|---------|--|------------------------|------------------------|----------------------|----------------------|------------------------|------------------------|----------------------|----------------------|
|         |  | Quarter Ended          |                        | Year Ended           |                      | Quarter Ended          |                        | Year Ended           |                      |
|         |  | 30-06-2023 (Unaudited) | 30-06-2022 (Unaudited) | 31-03-2023 (Audited) | 31-03-2022 (Audited) | 30-06-2023 (Unaudited) | 30-06-2022 (Unaudited) | 31-03-2023 (Audited) | 31-03-2022 (Audited) |
| 1.      | Total Income from Operations   | 1,458.66               | 1,235.25               | 6,201.93             | 1,460.84             | 1,237.23               | 6,210.33               |                      |                      |
| 2.      | Net Profit / (Loss) for the period (before Tax, Exceptional and/or Extraordinary Items)  | 259.23                 | 124.53                 | 1,316.80             | 254.81               | 119.90                 | 1,251.04               |                      |                      |
| 3.      | Net Profit / (Loss) for the period before tax (after Exceptional and/or Extraordinary Items#)  | 259.23                 | 124.53                 | 1,316.80             | 254.81               | 119.90                 | 1,251.04               |                      |                      |
| 4.      | Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary Items#)   | 259.23                 | 124.53                 | 571.67               | 254.81               | 119.90                 | 505.91                 |                      |                      |
| 5.      | Total Comprehensive Income for the period (Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)) | 259.23                 | 124.53                 | 7,043.79             | 254.81               | 119.90                 | 6,978.02               |                      |                      |
| 6.      | Paid up Equity Share Capital   | 4,897.67               | 4,894.46               | 4,897.67             | 4,897.67             | 4,894.46               | 4,897.67               |                      |                      |
| 7.      | Reserves (Excluding Revaluation Reserve)   | 18,957.70              | 11,779.42              | 18,698.47            | 18,956.59            | 11,840.76              | 18,699.61              |                      |                      |
| 8.      | Securities Premium Account   | 9.64                   | 6.23                   | 9.64                 | 9.64                 | 6.23                   | 9.64                   |                      |                      |
| 9.      | Net worth  | 23,855.38              | 16,673.88              | 23,596.15            | 37,331.10            | 30,216.77              | 37,077.31              |                      |                      |
| 10.     | Paid up Debt Capital / Outstanding Debt#   | 17,530.88              | 17,760.11              | 17,116.83            | 17,530.88            | 17,760.11              | 17,116.83              |                      |                      |
| 11.     | Outstanding Redeemable Preference Shares   | 16,958.68              | 16,958.68              | 16,958.68            | 16,958.68            | 16,958.68              | 16,958.68              |                      |                      |
| 12.     | Debt Equity Ratio  | 0.02                   | 0.05                   | 0.01                 | 0.06                 | 0.07                   | 0.06                   |                      |                      |
| 13.     | "Earnings Per Share (of Rs. 10/- each) (for continuing and discontinued operations) -  |                        |                        |                      |                      |                        |                        |                      |                      |
| 1.      | Basic:   | 0.53                   | 0.25                   | 14.38                | 0.52                 | 0.24                   | 14.25                  |                      |                      |
| 2.      | Diluted:   | 0.53                   | 0.25                   | 14.38                | 0.52                 | 0.24                   | 14.25                  |                      |                      |
| 14.     | Capital Redemption Reserve   | 5,333.00               | 5,333.00               | 5,333.00             | 5,333.00             | 5,333.00               | 5,333.00               |                      |                      |
| 15.     | Debtenture Redemption Reserve  | -                      | -                      | -                    | -                    | -                      | -                      |                      |                      |
| 16.     | Debt Service Coverage Ratio  | 18.01                  | 5.24                   | 6.19                 | 17.77                | 5.13                   | 6.40                   |                      |                      |
| 17.     | Interest Service Coverage Ratio  | 15.39                  | 4.18                   | 10.23                | 15.15                | 4.07                   | 9.13                   |                      |                      |

# - Exceptional and/or Extraordinary Items adjusted in the Statement of Profit and Loss in accordance with Ind AS Rules, wherever applicable.  
 # Refer Sl. No.10 to the financial results above, which indicates the Outstanding Debt position. The amount includes Outstanding Redeemable Preference Shares as per Sl. No. 11  
 Notes: a) The above is an extract of the detailed format of quarterly financial results filed with the Stock Exchanges under Regulation 52 of the LODR Regulations. The full format of the quarterly financial results is available on the websites of the Stock Exchanges and of the listed entity. b) For other line items referred in Regulation 52 (4) of the LODR Regulations, pertinent disclosures have been made in the National Stock Exchange and Bombay Stock Exchange and can be accessed on the IURL ([www.bseindia.com](http://www.bseindia.com), [www.nseindia.com](http://www.nseindia.com)). c) There is no impact on net profit/loss, total comprehensive income or any other relevant financial item due to changes in accounting policies to be disclosed by means of a footnote.

For BPL Limited  
 Sd/-  
**Ajit G Nambiar**  
 Chairman & Managing Director

Bangalore  
 11th Aug. 2023

